

Follow up on the Video Conference of SAARC Leaders on COVID-19

March 23, 2020

ছাৰ্ক দেশৰ নেতৃত্ববৰ্গৰ মাজত হোৱা ভিডিঅ' কনফাৰেন্সৰ অনুধাৰন

২৩ মাৰ্চ, ২০২০

১. প্রধানমন্ত্ৰীদেৱৰ প্ৰচেষ্টাত, ছাৰ্ক দেশীয় নেতৃত্ববৰ্গসমূহৰ মাজত ১৫ মাৰ্চ, ২০২০ তাৰিখে ক'ভিড-১৯ ৰোগ প্ৰতিহত কৰাৰ উদ্দেশ্যে এক ভিডিঅ' কনফাৰেন্সৰ আয়োজন কৰা হয়। এই সমাৱৰ্তনত ছাৰ্ক দেশসমূহে ক'ভিড-১৯ মহামাৰীয়ে আগবঢ়োৱা অপ্ৰতিৰোধ্য প্ৰত্যাহ্বানৰ বিৰুদ্ধে একতাৰে যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰে।

২. ক'ভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা সকলো ছাৰ্ক সদস্য দেশতেই স্থিৰতাৰে বৃদ্ধি হৈ আছে যিয়ে সকলোকে পৰস্পৰৰ সৈতে সংহতি বজাই ৰাখি সকলো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ আৰু ইয়াৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ দাবী জনাইছে।

৩. প্রধানমন্ত্ৰী গৰাকীয়ে কৰা ঘোষণা অনুসৰি, এই ৰোগৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ১০ মিলিয়ন আমেৰিকান ডলাৰৰ প্ৰাথমিক সাহায্য আগবঢ়াই ভাৰতে ক'ভিড-১৯ জৰুৰীকালীন পুঁজিৰ গঠন কৰিছে। এই পুঁজি ইতিমধ্যে কাৰ্যকৰী হৈছে আৰু ইয়াৰ জৰিয়তে এই ক্ষেত্ৰত থকা দেশহমূহলৈ জৰুৰী চিকিৎসা সঁজুলি আৰু সা-সৰঞ্জাম আদি যোগান ধৰা হৈছে। ই এক সুখৰ কথা যে এই সহযোগিতাৰ উদ্যমত শ্ৰীলংকা (৫ মিলিয়ন আমেৰিকান ডলাৰ), বাংলাদেশ (১.৫ মিলিয়ন), নেপাল (১ মিলিয়ন), আফগানিস্থান (মিলিয়ন), মালদ্বীপ (২ লাখ আমেৰিকান ডলাৰ) আৰু ভূটান (১ লাখ আমেৰিকান ডলাৰ) আদি দেশেও অৱদান আগবঢ়োৱাৰ সংকল্প লৈ মুঠ ১৮.৩ মিলিয়ন আমেৰিকান ডলাৰৰ সাহায্য ক'ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ আগবঢ়াইছে। এই নিদৰ্শনসমূহে অংশগ্ৰহণকাৰী দেশসমূহৰ একতাৰে যুঁজ দিয়াৰ সংকল্পকে প্ৰতিফলিত কৰিছে।

৪. গান্ধীনগৰত অৱস্থিত ছাৰ্ক দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ (SDMC-IU)ই ছাৰ্ক ৰসদস্য দেশসমূহৰ বাবে ক'ভিড-১৯ সম্বন্ধে এটা ৱেবছাইট (<http://www.covid19-sdmc.org/>) প্ৰস্তুত কৰি উলিয়াইছে। এই ৱেবছাইটে সকলো সদস্য দেশৰ সক্ৰিয় অংশগ্ৰহণেৰে সেই

দেশসমূহত ক'ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত হোৱা পৰিস্থিতিৰ বিষয়ে বিশ্বাসযোগ্য তথ্য আৰু তেঁওলোকৰ দেশসমূহত গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰদান কৰাৰ লক্ষ্য হাতত লৈছে।

৫. ২৬ মাৰ্চ, ২০২০ তাৰিখে ছাৰ্ক দেশসমূহৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াসকলৰ মাজত এক ভিডিঅ' কনফাৰেন্স কৰাৰো প্ৰস্তাৱনা ৰখা হয় যাৰ জৰিয়তে স্বাস্থ্য বিশেষজ্ঞসকলে ক'ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰোঁতে সন্মুখীন হোৱা অভিজ্ঞতাসমূহৰ কথা জনোৱাৰ লগতে বিভিন্ন প্ৰৱেশ দ্বাৰত স্ক্ৰীনিং কৰোঁতে, ৰোগীৰ সংস্পৰ্শত অহা লোকৰ সম্বন্ধে উলিয়াওঁতে, ৰোগীৰ কোৱাৰেণ্টিন আৰু পৃথকে ৰাখোঁতে লোৱা প্ৰবন্ধ আদিৰ নিয়মাৱলীসমূহো সকলোকে জনাব পাৰিব। এই কনফাৰেন্সৰ আলোচনাত জৰুৰীকালীন প্ৰতিক্ৰিয়া জনোৱা দল গঠন, সংযুক্ত ৰোগ নিৰীক্ষণ পৰ্টেল প্ৰস্তুত, এক সাৰ্বজনীন গৱেষণাকাৰী মঞ্চ আৰু দক্ষিণ এছীয় ক্ষেত্ৰৰ ভিতৰৰ মহামাৰী নিয়ন্ত্ৰণ কৰিবৰ বাবে এক সমন্বিত গৱেষণা কৰিবৰ বাবে অনলাইন প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰিবলৈও প্ৰস্তাৱ আগবঢ়োৱা হয়।

৬. ভাৰতে বিশ্বাস কৰে যে এই গভীৰ প্ৰত্যাহ্বানৰ সময়ত সমল, অভিজ্ঞতা, শ্ৰেষ্ঠ অনুশীলন আৰু ক্ষমতাসমূহৰ ভাগ-বিতৰণে ছাৰ্ক দেশসমূহক ঐক্যবদ্ধ কৰাত যথেষ্ট সহায় কৰিব।

নতুন দিল্লী
২৩ মাৰ্চ, ২০২০

DISCLAIMER : This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.